

2024

MATHEMATICS

Full Marks : 100

Pass Marks : 30

Time : 3 hours

The figures in the margin indicate full marks for the questions

ALLOTMENT OF MARKS

Q. No. 1 carries 1 mark each : $1 \times 10 = 10$

Q. No. 2 carries 4 marks each : $4 \times 12 = 48$

Q. Nos. 3-9 carry 6 marks each : $6 \times 7 = 42$

Total = 100

(2)

1. Answer the following questions :

 $1 \times 10 = 10$

তলৰ প্ৰশ্নোৰ উত্তৰ দিয়া :

(a) State True or False :

শুন্দি নে অঙ্গুলি লিখা :

For any two complex numbers z_1 and z_2 ,
 $z_1 z_2 = z_2 z_1$.যি কোনো দুটা জটিল সংখ্যা z_1 আৰু z_2 ৰ কাৰণে $z_1 z_2 = z_2 z_1$ হয়।(b) What is the slope of x -axis? x -অক্ষৰ প্ৰণতা কিমান ?(c) For any real number x , what is the range of the modulus function $f(x) = |x|$?যি কোনো বাস্তৱ সংখ্যা x ৰ বাবে $f(x) = |x|$ মাপাংক ফলনৰ পৰিসৰ কিমান ?

(d) Fill in the blank :

খালী ঠাই পূৰ কৰা :

The length of the latus rectum of the ellipse

$$\frac{x^2}{a^2} + \frac{y^2}{b^2} = 1 \text{ is } \underline{\hspace{2cm}}$$

$$\frac{x^2}{a^2} + \frac{y^2}{b^2} = 1 \text{ উপবৃত্তৰ নাভিলম্বৰ দীৰ্ঘ হ'ল } \underline{\hspace{2cm}}$$

(e) If f and g are two functions such that their derivatives are defined in a common domain, then write the value of $\frac{d}{dx}(f(x) \cdot g(x))$.যদি f আৰু g দুটা এনে ফলন যাতে সিংহত অৱকলজ এটা উমেছতীয়া আদিক্ষেত্ৰত সংজ্ঞাবদ্ধ হয়, তেন্তে $\frac{d}{dx}(f(x) \cdot g(x))$ ৰ মান লিখা।

(3)

(f) Find the value of x for which the points $(x, -1)$, $(2, 1)$ and $(4, 5)$ are collinear.(৪, -১), (২, ১) আৰু (৪, ৫) বিশু তিনিটা একেৰেকৈয় হ'লৈ x ৰ মান নিৰ্ণয় কৰা।

(g) What do you mean by an impossible event?

অসম্ভৱ ঘটনা বুলিলে কি বুজা ?

(h) Fill in the blank :

খালী ঠাই পূৰ কৰা :

For any integer k , the value of i^{4k} is equal to _____.যি কোনো অখণ্ড সংখ্যা k ৰ কাৰণে i^{4k} ৰ মান _____ ৰ সমান হয়।(i) If $f(x) = 2024$ for all real values of x , find $\lim_{x \rightarrow 0} f(x)$.যদি x ৰ সকলো বাস্তৱ মানৰ কাৰণে $f(x) = 2024$ হয়, তেন্তে $\lim_{x \rightarrow 0} f(x)$ উলিওৱা।

(j) Find the median for the following data :

তলত উল্লেখ কৰা তথ্যৰ বাবে মধ্যস্থৰ উলিওৱা :

3, 9, 5, 3, 12, 10, 18, 4, 7, 19, 21

4×12=48

2. Answer any twelve questions :

তলৰ যি কোনো বাবোটো প্ৰশ্নৰ উত্তৰ দিয়া :

(a) (i) State whether the following statement is True or False :

তলৰ উক্তিটো শুন্দি নে অঙ্গুলি লিখা :

$$\{a\} \in \{a, b, c\}$$

(4)

- (ii) Write the solution of the equation $x^2 + x - 2 = 0$ in roster and set builder form.

$x^2 + x - 2 = 0$ সমীকরণ সমাধান সংহতি তালিকাভুক্তির আৰু সংহতি গঠন পদ্ধতিত লিখা।

- (b) (i) Convert $40^\circ 20'$ into radian measure.

$40^\circ 20'$ ক রেডিয়ান মাপলৈ নিয়া।

- (ii) Prove that

প্রমাণ কৰা যে

$$\sin^2 \frac{\pi}{6} + \cos^2 \frac{\pi}{3} - \tan^2 \frac{\pi}{4} = -\frac{1}{2}$$

- (c) Let $A = \{1, 2, 3, 4, 5, 6\}$. A relation R from A to A is defined by $R = \{(x, y) : y = x + 2\}$. Depict the relation using an arrow diagram. Write down the domain and range of R .

ধৰা হ'ল $A = \{1, 2, 3, 4, 5, 6\}$. A র পৰা A লৈ এটা সমৰ্থ R অৱ সংজ্ঞা এনেদৰে দিয়া আছে, $R = \{(x, y) : y = x + 2\}$. কাড়-চিত্ৰ সহযোৱে এই সমৰ্থটো দেখুওৱা। R র আদিক্ষেত্র আৰু পৰিসৰ লিখা।

- (d) There are 200 individuals with a skin disorder. 120 had been exposed to chemical C_1 , 50 to chemical C_2 and 30 to both chemicals C_1 and C_2 . Find the number of individuals exposed to chemical C_1 but not chemical C_2 .

200 জন চৰৰেগী আছে। তাৰে 120 জন C_1 কেমিকেলৰ দ্বাৰা আক্রান্ত, 50 জন C_2 কেমিকেলৰ দ্বাৰা আক্রান্ত আৰু 30 জন C_1 আৰু C_2 দুয়োটা কেমিকেলৰ দ্বাৰা আক্রান্ত। এই সকল ব্যক্তিৰ সংখ্যা উলিওৱা যি সকলে C_1 দ্বাৰা আক্রান্ত, কিন্তু C_2 ব দ্বাৰা নহয়।

3

(5)

- (e) (i) The relation g is defined by

$$g(x) = \begin{cases} x^2, & 0 \leq x \leq 2 \\ 3x, & 2 \leq x \leq 10 \end{cases}$$

Show that g is not a function.

সমৰ্থ g ব সংজ্ঞা এনেদৰে দিয়া আছে:

$$g(x) = \begin{cases} x^2, & 0 \leq x \leq 2 \\ 3x, & 2 \leq x \leq 10 \end{cases}$$

দেখুওৱা যে তা এটা ফলন নহয়।

- (ii) Find the range of the function $f(x) = x^2 + 2$, where x is a real number.

$f(x) = x^2 + 2$ য'ত x এটা বাস্তব সংখ্যা, সেই ফলনটোৱ পৰিসৰ উলিওৱা।

- (f) (i) Express $(2i)\left(\frac{1}{3}i\right)^3$ in $a + ib$ form.

$(2i)\left(\frac{1}{3}i\right)^3$ ক $a + ib$ আকাৰত প্ৰকাশ কৰা।

- (ii) Find the multiplicative inverse of $2 + 3i$.

$2 + 3i$ ব গুণাত্মক বিপৰীত উলিওৱা।

- (g) In a class of 60 students, 30 opted for NCC, 32 opted for NSS and 24 opted for both NCC and NSS. If one of these students is selected at random, find the probability that (i) the student opted for NCC or NSS and (ii) the student opted neither NCC nor NSS.

1

3

[Contd.

(6)

- 60 জনীয়া শ্রেণী এটাত 30 জন ছাত্রই NCC, 32 জনে NSS আৰু 24 জনে NCC আৰু NSS দুয়োটা বিষয়ত নাম ভর্তি কৰিলৈ। যদি তেওঁলোকৰ মাজৰ পৰা যাদ্বিকভাৱে এজনক বাছনি কৰা হয়, তেন্তে সম্ভাৱিতা নিৰ্ণয় কৰা যাতে
(i) ছাত্রজনে NCC বা NSS অত নাম ভর্তি কৰে, আৰু (ii) ছাত্রজনে NCC বা NSS ৰ এটাতো নাম ভর্তি নকৰে।

- (h) Prove that for any positive integer n

$$\frac{d}{dx}(x^n) = nx^{n-1}$$

যি কোনো ধনাত্মক অখণ্ড সংখ্যা n ৰ কাৰণে প্ৰমাণ কৰা যে

$$\frac{d}{dx}(x^n) = nx^{n-1}$$

- (i) Find the equation of the set of points which are equidistant from the points $(1, 2, 3)$ and $(3, 2, -1)$.
 $(1, 2, 3)$ আৰু $(3, 2, -1)$ বিন্দু দুটাৰ পৰা সমদূৰত্বত অবস্থিত বিন্দুৰোৱা
সংহতিৰ সমীকৰণ উলিওৱা।
- (j) Two dice are thrown and the sum of the numbers which come up on the dice is noted. Let us consider the following events associated with this experiment :

A : 'The sum is multiple of 4'

B : 'The sum is greater or equal to 10'

C : 'The sum is less than 4'

Identify the mutually exclusive events.

দুটা পাশাপাশি দলিওৱা হ'ল আৰু প্ৰাপ্ত সংখ্যাৰোৱাৰ যোগফল টুকি বৰ্খা হ'ল।
পৰীক্ষাটোৱ সৈতে যুক্ত পৰমৰ্যাদা ঘটনাবোৰ লোৱা হওঁক :

A : 'যোগফলটো 4 ৰ গুণিতক'

B : 'যোগফলটো 10 তকে ডাঙৰ বা সমান'

C : 'যোগফলটো 4 তকে সকৰ'

পৰম্পৰ বিৱৰ্জিত ঘটনাবোৰ চিনাক্ত কৰা।

(6)

(7)

- (k) Using binomial theorem, prove that $6^n - 5n$ always leaves remainder 1 when divided by 25.

দিপদ উপপাদ্যৰ সহায়ত প্ৰমাণ কৰা যে $6^n - 5n$ ৰ 25 ৰে হৰণ কৰিলৈ ভাগশেষ 1 হয়।

- (l) Solve the following inequality and show the graph of the solution on number line :

$$\frac{x}{2} \geq \frac{(5x-2)}{3} - \frac{(7x-3)}{5}$$

তলৰ অসমিকাটো সমাধান কৰা আৰু সংখ্যাৰেখাত সমাধান দেখুওৱা :

$$\frac{x}{2} \geq \frac{(5x-2)}{3} - \frac{(7x-3)}{5}$$

- (m) Find r , if

r উলিওৱা, যদি

$$5 \times {}^4P_r = 6 \times {}^5P_{r-1}$$

- (n) (i) State whether the following set is finite or infinite :

"The set of lines which are parallel to x -axis in xy -plane"

তলৰ সংহতিটো সমীক্ষা নে অসীম, কিঞ্চিৎ :

" xy -স্থানতলত x -অক্ষৰ সমান্তৰাল সকলো বেখাৰ সংহতি"

- (ii) If

$A = \{x : x \text{ is a natural number}\}$

$B = \{x : x \text{ is an even natural number}\}$

$C = \{x : x \text{ is an odd natural number}\}$

then find $B \cap C$, $A \cup B$, $B \setminus C$.

4

4

4

1

3

[Contd.

(8)

যদি

$$A = \{x : x \text{ এটা স্বাভাবিক সংখ্যা}\}$$

$$B = \{x : x \text{ এটা যুগ্ম স্বাভাবিক সংখ্যা}\}$$

$$C = \{x : x \text{ এটা অযুগ্ম স্বাভাবিক সংখ্যা}\}$$

তেন্তে $B \cap C, A \cup B, \text{ আৰু } B \setminus C$ উলিওৱা।

3. (a) If $\cos x = -3/5$ and x lies in the third quadrant, then find the values of $\sin x$ and $\tan x$. 3

যদি $\cos x = -3/5$ আৰু x তৃতীয় চোকত থাকে, তেন্তে $\sin x$ আৰু $\tan x$ ব'ব মান উলিওৱা।

- (b) For any real number x , prove that

$$\sin 3x = 3 \sin x - 4 \sin^3 x$$

যি কোনো বাস্তুৰ সংখ্যা x ব'ব প্ৰমাণ কৰা যে

$$\sin 3x = 3 \sin x - 4 \sin^3 x$$

Or / অথবা.

- (a) Find the value of $\sin 75^\circ$. 3

$\sin 75^\circ$ ব'ব মান উলিওৱা।

- (b) Prove that

প্ৰমাণ কৰা যে

$$\cos\left(\frac{\pi}{4} + x\right) + \cos\left(\frac{\pi}{4} - x\right) = \sqrt{2} \cos x$$

4. (a) How many words, with or without meaning, can be made from the letters of the word MONDAY, assuming that no letter is repeated, if all letters are used but last letter is a consonant? 3

MONDAY শব্দটোৰ বৰ্ণবোৰেৰে আৰু কোনো বৰ্ণবেই পুনৰাবৃত্তি নোহোৱাকৈ কিমানটা অৰ্থ থকা বা নথকা শব্দ গঠন কৰিব পাৰি, যদিহে শেষবৰ্টো ব্যঞ্জনবৰ্ণবে আটাইবোৰ বৰ্ণ লোৱা হৈলৈ ?

(8)

(9)

(b) Expand :

বিস্তাৰ কৰা :

$$\left(x^2 + \frac{1}{x}\right)^5, \quad x \neq 0$$

Or / অথবা

- (a) A bag contains 5 black and 6 red balls. Determine the number of ways in which 2 black and 3 red balls can be selected. 4

এখন ঘোনাত 5টা ক'লা আৰু 6টা বৰ্ণা বল আছে। ইয়াৰ পৰা 2টা ক'লা আৰু 3টা বৰ্ণা বল কিমান ধৰণে বাছনি কৰিব পাৰি, নিৰ্ণয় কৰা।

- (b) Using binomial theorem, evaluate $(101)^3$. 2

বিপদ উপপাদ্যৰ সহায়ত বিপদ উপপাদ্যৰ মান উলিওৱা।

5. (a) If AM and GM of roots of a quadratic equation are 8 and 5 respectively, then obtain the quadratic equation. 3

এটা দিয়াত সমীকৰণৰ মূল দুটাৰ সমান্তৰ আৰু গুণোভৰ মাধ্য যথাক্রমে 8 আৰু 5 হ'লে দিয়াত সমীকৰণটো উলিওৱা।

- (b) Evaluate :

মান উলিওৱা :

$$\sum_{k=1}^{10} (3+2^k)$$

Or / অথবা

The sum of the first three terms of a GP is $\frac{13}{12}$ and their product is -1. Find the common ratio and the terms. 6

এখন গুণোভৰ প্ৰগতিৰ প্ৰথম তিনিটা পদৰ যোগফল $\frac{13}{12}$ আৰু সিঁতৰ গুণফল -1.

সাধাৰণ অনুপাত আৰু পদবোৰ উলিওৱা।

(10)

6. Write the general equation of a line. Show that two lines $a_1x + b_1y + c_1 = 0$ and $a_2x + b_2y + c_2 = 0$, where $b_1, b_2 \neq 0$, are (i) parallel, if $\frac{a_1}{b_1} = \frac{a_2}{b_2}$ and (ii) perpendicular, if

$$a_1a_2 + b_1b_2 = 0. \quad 1+5=6$$

সরলবেধ এভালৰ সাধাৰণ সমীকৰণটো লিখা। দেখুওৱা যে $a_1x + b_1y + c_1 = 0$ আৰু $a_2x + b_2y + c_2 = 0$, য'ত $b_1, b_2 \neq 0$, বেধ দুভাল (i) সমান্তৰাল, যদিহে $\frac{a_1}{b_1} = \frac{a_2}{b_2}$ আৰু (ii) লম্ব, যদিহে $a_1a_2 + b_1b_2 = 0$.

Or / অথবা

- A line is such that its segment between the lines $5x - y + 4 = 0$ and $3x + 4y - 4 = 0$ is bisected at the point (1, 5). Obtain its equation.

6

এভাল বেধ এনে ধৰণৰ যে বেধালে $5x - y + 4 = 0$ আৰু $3x + 4y - 4 = 0$ বেধ দুভালৰ মাজত উৎপন্ন কৰা বেধাখণ্ডৰ মধ্যবিন্দু হ'ল (1, 5), বেধালৰ সমীকৰণ উলিওৱা।

7. (a) Find the coordinates of the focus, axis, equation of the directrix and length of the latus rectum of the parabola $y^2 = 10x$.

4

$y^2 = 10x$ অধিবৃত্তৰ নাভিৰ স্থানাংক, অক্ষ, নিয়ামিকাৰ সমীকৰণ আৰু নাভিলম্বৰ দীঘ উলিওৱা।

- (b) Find the equation of the circle with centre (1, 1) and radius $\sqrt{2}$.

2

কেন্দ্ৰ (1, 1) আৰু $\sqrt{2}$ ব্যাসাধ-বিশিষ্ট বৃত্তৰ সমীকৰণ উলিওৱা।

(11)

Or / অথবা

Find the coordinates of the foci and the vertices, the eccentricity and the length of the latus rectum of the hyperbola $9y^2 - 4x^2 = 36$.

6

$9y^2 - 4x^2 = 36$ পৰাৰ্বতৰ নাভি আৰু শীৰ্ষবিন্দুৰ স্থানাংক, উৎকেন্দ্ৰতা আৰু নাভিলম্বৰ দীঘ নিৰ্ণয় কৰা।

3+3=6

8. Find the limits, if exist :

চৰম সীমা উলিওৱা, যদি হিত হয় :

$$(i) \lim_{x \rightarrow 0} \frac{\sin ax}{\sin bx}, \quad a, b \neq 0$$

$$(ii) \lim_{x \rightarrow 1} \frac{x^{1/3} - 1}{x^{1/6} - 1}$$

Or / অথবা

- (a) If

$$f(x) = \begin{cases} ax^2 + b + 1, & x < 0 \\ bx + a, & 0 \leq x \leq 1 \end{cases}$$

for what integral values of a and b does $\lim_{x \rightarrow 0} f(x)$ exist?

যদি

$$f(x) = \begin{cases} ax^2 + b + 1, & x < 0 \\ bx + a, & 0 \leq x \leq 1 \end{cases}$$

হয়, a আৰু b কি অখণ্ড মানৰ বাবে $\lim_{x \rightarrow 0} f(x)$ হিত হয় ?

3

- (b) Find the derivative of $x^2 - 2$ at $x = 10$.

3

$x^2 - 2$ ৰ $x = 10$ অত অৱকলজ উলিওৱা।

(12)

9. Find the mean deviation about the mean for the following data : 6

তলত দিয়া তথ্যখনির বাবে মাধ্যৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা :

x_i	5	10	15	20	25
f_i	7	4	6	3	5

Or / অথবা

Find the mean and variance of the first n natural numbers. 6

প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মাধ্য আৰু প্ৰসৰণ উলিওৱা।
